


UGC-TARF  
Listed Research Journal

ISSN 2270-5100  
THE HERITAGE



# ଐତିହ୍ୟ The Heritage

Multi-lingual Research Journal  
on  
Indology

Volume-XI, Issue-2, 2020

Aitihya Samstha  
Kahilipara Colony, P.O. Rinova Nagar  
Guwahati - 781018, Assam  
India

UGC CARE  
Listed Research Journal

ISSN 2229-5399  
THE HERITAGE



**ऐतिह्य**  
**The Heritage**

**Multi-lingual Research Journal  
on  
Indology**

**Volume-XI, Issue-2, 2020**

**Aitihya Samstha**  
Kahilipara Colony, P.O. Rinova Nagar  
Guwahati - 781018, Assam  
India



## CONTENTS

### বাংলা বিভাগ

● শ্রীবৃন্দাবন দাসের পরিচয়, জীবৎকাল নির্ণয়, ‘শ্রীচৈতন্যভাগবত’-এর কাল ও অন্যান্য রচনা অচিন্ত্য বিশ্বাস	63-83
● মানবী-সর্প বিবাহ : কল্পনা না ইতিহাস? প্রসঙ্গ : উত্তর-পূর্ব জাতকের তিনটি স্নোককথা অমলেন্দু ভট্টাচার্য	84-98
● সৈয়দ মুস্তাফা সিরাজের কথাসাহিত্যে রাঢ়ের ভৌগোলিক প্রেক্ষাপট ও আর্থ-সামাজিক-রাজনৈতিক পরিবর্তনের রূপরেখা মিঠু নষ্টর	99-115
● নগেন্দ্রনাথ বসুর ‘বাঙালি জাতীয় ইতিহাস’ , দেশীয় ইতিহাস চিতা ও ইউনো চেম্পিয়ন ইতিহাসবোধ সংগ্রহস্থ বিতক শার্ষতী রায়	116-128

### অসমীয়া বিভাগ

● বাবাংগনা খেই ফাক্রীর সন্ধানত প্রসূন বর্মন	131-139
 অসমীয়া এছ সম্পাদনাৰ শিপা সন্ধান লিপিকা তালুকদাৰ	140-150
● বৰাজোড়ৰ অসমত সত্ৰ আৰু শ্ৰীমন্ত শ্ৰীকৰদেৱ সংঘ : জনগোষ্ঠীয় প্ৰসঙ্গ	151-160



ঐতিহ্য

The Heritage

© Aitihya Samstha

১১.২, Issue-2, ২০২০

PP. 140-150

# অসমীয়া গ্রন্থ সম্পাদনাৰ শিপা সন্ধান

লিপিকা তালুকদাৰ

অসমীয়া বিভাগ, আৰ.জি. বৰুৱা কলেজ, গুৱাহাটী - ৭৮১ ০২৫

## EXPLORING THE ROOT OF ASSAMESE BOOK EDITING

**Lipika Talukdar**

*Dept. of Assamese, R. G. Baruah College, Guwahati - 781 025*

**ABSTRACT :** *The Sankarite Period is one of the most important and significant era in the history of Assamese literature. This period is enriched with the contributions and influences of Sankaradeva. A trend of writing and editing books was developed in this period. The disciples of Sankaradeva engrafted themselves in this trend. Sankaradeva himself had edited the "Saptakanda Ramayana" by Madhab Kandali and Madhabdeva edited the "Kirtan-ghosa" by Sankaradeva. Undoubtedly we can say that the seeds of editing Assamese books were germinated in this period. It's an attempt to discuss about the editing of books in Sankarite period in the article.*

**Keywords :** *History of Assamese Literature, Kirtan Chosa, Madhab Kandali, Sankarite Period*

### ১. অসমীয়া সাহিত্যৰ ঐতিহ্য

দৰ্শন শতিকাত চৰ্যাপদঃ বচনাৰে আৰম্ভ হোৱা অসমীয়া লিখিত সাহিত্যৰ এক সুদীৰ্ঘ আৰু গৌৰবোজ্জ্বল ইতিহাস আছে। চৰ্যাপদ বচনাৰ সময়ৰ পৰা বৰ্তমানলৈ অসমীয়া সাহিত্যৰ এই দীৰ্ঘ প্ৰাহাৰলৈ মন কৰিবলৈ দেখা যায় যে সময়ে সময়ে সাহিত্য বচনাৰ পৰিবেশ, পৰিস্থিতি, ভাবাদৰ্শ, লক্ষ্য

লেখন সামগ্ৰী আদিব পৰিৱৰ্তন হৈছে। তেন্তেৰে সাহিত্যৰ প্ৰকৃতিবোঝি পৰিবৰ্তন পঢ়িছে, বিশেষ সময়ত বিশেষ শামাজিক পৰিবেশত কিছুমান প্ৰকৌশল বৈশিষ্ট্যপূৰ্ণ গ্ৰন্থৰ সৃষ্টি হোৱা আৰু সমাজৰ উপৰত তেনে গহণ পড়াত আদি কথাবোৰৈল লক্ষ্য বাবি অসমীয়া সাহিত্যৰ ইতিহাসক কালানুক্ৰামিকভাৱে কেবটাও যুগত ভাগ কৰা হৈছে। হেমচন্দ্ৰ গোবৰ্দ্ধী, বৰীকান্ত



কাফতি, বিবিকি কুমাৰ বৰুৱা, সতোন্দু নাথ শৰ্মা প্ৰভৃতি  
কবিসকলে কৰা কালানুগ্রহিক বিভাজন অথবা যুগ বিভাজনে  
একে একেও নিৰ্দিষ্ট সময়ৰ সাহিত্যৰ ঐতিহাসক দুলি ধৰিছে।

হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সাহিত্যক গীতিযুগ, যন্ত্ৰ  
আৰু ভণিতা যুগ, প্ৰাক্ বৈষ্ণৱ যুগ, বৈষ্ণৱ যুগ, বিষ্ণুৰ যুগ,  
বৰ্তমান যুগ<sup>১</sup> — এই ছয়টা ভাগত ভাগ কৰিছে। বাণীকাণ্ঠ  
কাকতিয়ে তেওঁৰ গবেষণা প্ৰযুক্তনত অসমীয়া সাহিত্যক  
'Early Assamese, Middle Assamese, Modern  
Assamese' দুলি তিনিটা ভাগত ভাগ কৰিছে। তেওঁ  
অসমীয়া ভাষাৰ বিকাশৰ ক্ষেত্ৰবিলাক আলোচনা কৰাৰ পূৰ্বে  
ভাষাৰ সাহিত্যিক বিদ্যৰ্শন উজ্জ্বল কৰাৰ প্ৰসংগত এই বিভাজন  
দেখুৱাইছে। বিবিকি কুমাৰ বৰুৱাই অসমীয়া সাহিত্যৰ ইতিহাসক  
আদি যুগ (Early period), বৈষ্ণৱ যুগ (Vaishnavite Period)  
আহোম ৰাজাৰ অসমীয়া সাহিত্য (Assamese  
Literature under the Ahom Patronage) আৰু  
আধুনিক যুগৰ আৱৰ্জনি (Beginning of the Modern  
Period) এইচারিটা আলানুগ্রহিক ভাগত ভাগ কৰি আলোচনা  
কৰিছে<sup>২</sup> সতোন্দু নাথ শৰ্মাই অসমীয়া সাহিত্যৰ ইতিহাসক  
প্ৰধাম তিনিটা ভাগত ভাগ কৰি সেইবেচৰে উপৰিভাগ ঘা  
পৰ্যায়বোৰ দেখুৱাইছে।

"দ্বাৰচন্দ্ৰতে অসমীয়া সাহিত্যৰ বুৰজীক তিনিটা যুগত  
ভাগ কৰিব পাৰি। - আদি, মধ্য আৰু আধুনিক বা বৰ্তমান  
যুগ। মধ্যযুগক আকো তিনিটা পৰ্যায় বা ভৰত বিভাগ  
কৰিব পাৰি— প্ৰাক্ শংকৰী, শংকৰী আৰু উত্তৰ-  
শংকৰী।"<sup>৩</sup>

তেওঁ মধ্য যুগৰ প্ৰথম পৰ্যায়ক 'প্ৰাক্-শংকৰী যুগৰ সাহিত্য'  
বুলি অভিহিত কৰি তাৰ সময় নিৰ্বাচন কৰিছে ১৩০০-১৪৯০  
ঝীঞ্চাদ। দিতীয় পৰ্যায়ক অভিহিত কৰিছে 'শংকৰী যুগৰ  
সাহিত্য' নামেৰে। ইয়াৰ সময় ১৪৯০-১৭০০ ঝীঞ্চাদ।

আকো, তৃতীয় পৰ্যায়তো হ'ল 'উত্তৰ শংকৰী যুগৰ  
সাহিত্য'। ইয়াৰ সময় ১৭০০-১৮৫০ ঝীঞ্চাদ। এই অধ্যায়নত  
'শংকৰী যুগ' দুলি সতোন্দু নাথ শৰ্মাই দেখুৱো ১৯৯০ -  
১৭০০ ঝীঞ্চাদলৈকে সময়কে নিৰ্দেশ কৰা হৈছে।

## ২. অসমীয়া সাহিত্যৰ ইতিহাসত 'শংকৰী যুগৰ' গুৰুত্ব

'শংকৰী যুগ' অসমীয়া সাহিত্যৰ এটি গৌৰবৰোজ্জ্বল যুগ।  
অকল অসমীয়া সাহিত্যৰ ইতিহাসত নহয়, অসমৰ সমাজ  
জীবনৰ ইতিহাসতো শংকৰী যুগৰ গুৰুত্ব আপৰিমীয়।

শংকৰদেৱৰ দাবা প্ৰৱৰ্তিত নৰ বৈসবৰ ধৰ্মৰ আৰু ধৰিয়েই  
অগমত এখন সহজ সমাজ গঠনৰ সম্ভাৱনা গঢ় লৈ উঠিছিল :

"শংকৰদেৱৰ প্ৰৱৰ্তন কৰা সাংস্কৃতিক অভ্যন্তৰৰ লক্ষণ  
পথে বাজ্জুলিতিক আৰু সামাজিক সিদ্ধত এই বাজাই যেন  
এক নতুন জীৱন লাভ কৰিছে আৰু ফলত প্ৰথম বাৰৰ  
বাবে এখন সহজ আধুনিক অসমে গঢ় লৈ উঠাৰ  
সম্ভাৱনাই দেখা দিলৈ।"<sup>৪</sup>

এই সময়ছোৱাত অসমত শাস্ত্ৰীয় সংগীত, শাস্ত্ৰীয় নৃত্য,  
নাট, ভাওৱা আদিব এটি সমৃদ্ধ ধাৰা গঢ় লৈ উঠিছিল।  
"সাহিত্য সংগীত আৰু চিত্ৰাঙ্কণৰ সৰে লসিত কলাৰ  
নৰজাগৰণৰ গতিতো ই এটা উৎসূতা আনি দিলৈ।"<sup>৫</sup> সেইবাবে  
মহেশ্বৰ দেওগো শংকৰী যুগক ললিত কলাৰ সোণালী যুগ  
বুলি অভিহিত কৰিছে। এই যুগতো ধৰ্মীয় পৰিমণ্ডলত থাকি  
শুভ কৰিয়ে দাব্য, গীত নট আদি বচন কৰিছিল। শংকৰদেৱৰ  
মাধৱদেৱ, অনন্ত কন্দলী প্ৰভৃতি কবিসকলে নৰবৈৰৰ ধৰ্মৰ  
কেন্দ্ৰ কৰি সাহিত্য বচনত প্ৰসূত হৈছিল। এই শ্ৰেণীৰ সাহিত্যক  
বৈষ্ণৱ সাহিত্য বুলি অভিহিত কৰা হৈছিল :

"নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শংকৰদেৱৰে  
প্ৰযোগকে সুটা উপায় অৱলম্বন কৰিছিল, এক হ'ল শিয়া-  
প্ৰাণিস্থাৰ সহায়ত দেশৰ বিভিন্ন ঠাইত সত্ত নামহন হা পল  
কৰা আৰু আনটো হ'ল নামা প্ৰকাৰৰ বৈষ্ণৱ ধৰ্ম বিদ্যয়ক  
গ্ৰন্থ বচন।"<sup>৬</sup>

বৈষ্ণৱ সাহিত্যৰ উপরিও শংকৰী যুগত পৌত্ৰাচৰ, দুৰ্বালী  
মনকৰ আৰু সুকবি নাৰাহণদেৱ আদি কবিসকলে বৈষ্ণৱ  
প্ৰভাৱমূলক এক শ্ৰেণীৰ কাৰ্যাধাৰৰ সৃষ্টি কৰিছিল। ইয়াক পঁচালী  
সাহিত্য বা ওজাপালি সাহিত্য নামেৰে জন্ম হাব।

"এওলোকৰ বচিত সাহিত্যক পাঁচালী" এজোপতি  
সাহিত্য নাম দিব পাৰি।"<sup>৭</sup>

কিন্তু শংকৰী যুগ সূলত বৈষ্ণৱ সাহিত্যৰ যুগ, সাহিত্যিক  
লাগ আলুসুবি বৈষ্ণৱ সাহিত্যক (১) কণ্ঠ (২) নাট (৩) গীত  
(৪) চৰিত পুথি (৫) গদা - এই পাঁচটা ভাগত শুণা কৰা  
হয়।<sup>৮</sup> হেমকুমাৰ শৰ্মাই অসমীয়া সাহিত্যৰ দৰ্শিপত্ৰ নামৰ  
প্ৰস্তুত উল্লিখিত ভাগকেইটাৰ লগতে অনুবাদমূলক প্ৰথা বুলিও  
অন্য এটা ভাগ দেখুৱাইছে। শংকৰী যুগৰ সাধাৰণ সম্পৰ্কে  
যথেষ্ট আলোচনাও হৈছে। সেই আলোচনাবেৰ অধিয়তে  
এই কথা প্ৰতিষ্ঠিত হৈছে যে এই যুগতোই তাৰো সাহিত্যৰ  
ভেটি সুদৃঢ় হৈছিল।



### ৩. সম্পাদনার ধারা

আধুনিক যুগের সম্পাদনার উক্তত্ব দিনে দিনে বাঢ়ি আহিছে। আব ই এটা কণ্বিকৰীণত শব্দ বা ধারণাত প্রিণ্ট হৈছে। কিন্তু সম্পাদনার ধারণা মানুহের চেতনাত পূর্বে পৰাহ আছিল। সম্পাদনা শব্দটোৱ ব্যুৎপত্তি এনেকুৰা - সম + পদ + তানট + অন = সম্পাদন। সম্পাদন + আ = সম্পাদন। সম্পাদনার অর্থহেসে সম্পূর্ণ কৰা, পৰিমার্জন কৰা, নির্বাই কৰা। সম্পাদনার উদ্দেশ্য হ'ল কোনো বিষয় বস্তুক কৃতিমূল্য, সম্পূর্ণ আৰু সৌন্দৰ্যমণ্ডিত আৰু প্ৰহণযোগ্য কৰি তোলা। যিকোনো বিষয়ক কৃতিমূল্য, সম্পূর্ণ, সৌন্দৰ্যমণ্ডিত কৰি তোলাৰ হেৰ্পাই মানৰ মনৰ অন্যতম বৈশিষ্ট্য। তাকে কৰিবলৈ সম্পাদনাৰ পৰ্যায়ৰ কথমৰোৱা কৰা হৈছিল। আচীন ভাৰতত বেদ-অধ্যয়ন শিক্ষাৰ প্রধান বিষয় হোৱাত শুভসকলে শিশ্যক বাবে বাবে বেদ পাঠ কৰাই তাৰ শুন্দতা বখাত শুন্দত দিছিল। বাবে বাবে বেদ পাঠ কৰাই তাৰ গন্ধ সঠিক কৰ্পত মনত বাখিবলৈ শুন্দসকলে অনুপ্রাণিত কৰিছিল। আনকি তেওঁলোকে বোধ বা বুজা বা হাদয়সম কৰাতকেয়ো আবৃত্তি কৰাটোহে শ্ৰেষ্ঠ দুলি কৈছিল। “আবৃত্তিঃ সৰ্বশাস্ত্রানাং বোধাদগি গৰীয়সী।” ইয়াত বেদ শক্তিৰ কৃতিমূল্য কৰি নিৰ্ভুল বা শুন্দকৰ্পত সংৰক্ষিত কৰাৰ প্ৰয়াস দেখা যায়। তদুপৰি শিল, গুহা আদিত অংকণ কৰা চিৰ ভাস্তৰ্যৰোৱে মানুহেৰ সৌন্দৰ্যলিঙ্গকে তুলি ধৰে। গতিকে মানৰ চেতনাত নিহিত হৈ থকা এনেবোৰৰ মাজতে সম্পাদনার ধারণা বা বীজ লুকাই থকা বুলি কৰি পাৰি। বৰ্তমান নম্রত সম্পাদনার পৰিসৰত লিখিত, শ্ৰব্য আৰু দৃশ্য কলাক সামৰি লোৱা হয়।

সংগীত, অনাঁৰ নাটকে ধৰি বিবিধ অনুষ্ঠান আদিৰ সংগত সম্পাদনার দিশটো জড়িত হৈ থাকে। একেদৰে দৃশ্য কলা বুলি চলচ্ছিত্ৰ, কেনভাবত অধিকিত চিৰ আদিৰ কথাই আহি পৰে। চলচ্ছিত্ৰ সম্পাদনা অগৰিহাৰ্য অংশ। কিন্তু, ছবিৰ ক্ষেত্ৰত এটা প্ৰশংস উদয় হৈয়। সাধাৰণতে ছবিৰ ক্ষেত্ৰত সম্পাদনা কৰিলে শৈলিক গুণ নষ্ট হোৱাৰ সম্ভাৱনাহে অধিক আছে। কিন্তু লিখিত কলা বা প্ৰকাশনাৰ সংগত সম্পাদনা নিবৃত্তভাৱে জড়িত। এইখনিতে কামকল হাসান শায়াকৰ এচ মন্তব্য প্ৰণিধানযোগ্য :

“প্ৰকাশনা বলতে পাঠ উপযোগী যে কোনো কিছু প্ৰকাশ বোৱাৰ। মূলত প্ৰিণ্ট ও ইলেক্ট্ৰনিক মাধ্যমে বই আৰ সংবাদ পৰিবেশনাকে প্ৰকাশনা হিসেবে বিবেচনা কৰা হ'লৈও চলচ্ছিত্ৰ, নাটক, গান, পঞ্চেৰ বিজ্ঞাপন, পোষ্টাৰ, পঞ্চেৰ মোড়ক, লিফলেট, ফেলুন ক্যানৰ

সৰকিছুই প্ৰকাশনাৰ অতুল্য ক। এওলা প্ৰকাশেৰ আগে আগে চৰ্তাৰতভাৱে প্ৰকাশেৰ আগেই নিৰ্ভুল লা পুঁজুঙ্গতা যাচাই কৰে নিতে হয়।” ১

এয়া আধুনিক যুগৰ সম্পাদনাৰ কথা। হপা মাধ্যমেৰে গ্ৰন্থ অতাৰ পৰ্বে গ্ৰন্থৰ দৃষ্টিকোনকাৰৰ জৰিবাতে। সেই গ্ৰন্থতো প্ৰথ এখন পৰিপূৰ্ণ, প্ৰশংসন্তোষ আৰু সৌন্দৰ্যমণ্ডিত কৰ্পত, তুলি ধৰিবলৈ গ্ৰন্থকাৰে বা গ্ৰন্থকাৰৰ পৰবৰ্তী কোনো ঘণাহাছী বাতিলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। এখন পুৰণি পুঁথি সম্পাদনা কৰিবলৈ বৰ্তমানৰ সম্পাদনসম্পর্কে তাৰ বিভিন্ন প্ৰতিশিলিপিৰ সম্মান কৰিব লাগে। সেৱা সৰ্চিপত্তীয়া বা হপা দুয়োৰ ধৰণেৰে হ'ব পাৰে। সেই পুঁথি সংযুক্ত তেনে সৰ্চিপত্তীয়া বা হপা পুঁথিবোৰে (সংগ্ৰহীত তেনে সৰ্চিপত্তীয়া বা হপা পুঁথিবোৰে) সম্পাদনা কৰিবলৈ লোৱা পুঁথিখনৰ বিষয়াবস্তু, বচলাশেণী আদি কথাবোৰ দলকৰে সম্পাদকক এটা স্পষ্ট ধাৰণা দিয়ো। এটা পুঁথিবোৰ ভিত্তিত পাঠ-সমীক্ষা পক্ষভিতৰ বিভিন্ন পৰ্যায়ৰ মাজেজদি গৈ পুঁথিখন সম্পাদনা কৰি উলিওৰা হয়। অবশ্যে, কিছুমান সম্পাদককে পাঠ-সমীক্ষা নকৰিবণ্ণ পাৰে। কিন্তু পুৰণি পুঁথিৰ সম্পাদনালৈ লগত পাঠ-সমীক্ষা বিবেচনাটো নিবৃত্তভাৱে জড়িত হৈ থাকে, সুন্দৰ, বিখ্যাতযোগ্য আৰু প্ৰহণযোগ্য কৰ্পত শুন্দণি পুঁথি এখন সম্পাদনা কৰিবলৈ হ'লে সম্পাদক গৰাকীৰ্ণ প্ৰহৃল বিয়য়াবস্তু, তদনীন্তন স্মাজ জীৱন আদিৰ বিময়ে জ্ঞান থকাৰ উপৰিন যুক্তিনিৰ্ণৰ্তা আৰু বিশ্বেষণ দক্ষতা ধৰাটো অতি প্ৰয়োজনীয়। প্ৰহৃল স্বৰূপ অনুসৰি সম্পাদনাৰ বীতিও ভিন্ন হয়। বিজ্ঞান বিষয়ক প্ৰাচুৰ এবনত বাবাবাক ছবিন্দুৰ বি ওৰত গৱেষণামূলক প্ৰাচুৰ এখনত প্ৰসংগ টোকাবেৰৰো সিমান শুন্দণ।

### ৪. গ্ৰন্থ সম্পাদনা : শৎকৰী যুগৰ মুগায়ীয়া কৃতি

কান্ত, নাট, গীত আদিৰে সহজ শৎকৰী যুগত প্ৰথ সংকলন, সম্পাদন, সংৰক্ষণৰ এক চেতনা গুৰু লৈ উঠিছিল। সেই যুগৰ মধ্যাম শৎকৰণেৰে প্ৰথ তথা প্ৰশংসকতাৰ পাতি থকা দায়বৰ্কতা, সুমাজিৰ পুগৰত পৰা প্ৰহৃল শ্ৰীৰাম গাঁৰীৰ শ্ৰুত্যাবনে, তন্ত্ৰ প্ৰথ সংকলন, সম্পাদনা, সংৰক্ষণৰ পাতি আগ্ৰহী কৰি তুলিছিল।

ইতিমধ্যে উল্লেখ নাই হৈছে যে না কৰা সময়ত প্ৰদৰ বচনৰ বাবে পিৰিয়া লোকৰ সামৰণী বাবেৰ কৰা হৈছিল, আৰু শৎকৰী, শৎকৰী দায়বৰ্কতা ন হ'ল প্ৰথ সংৰক্ষণৰ পৰি সাহিত্যৰ



মধ্য যুগত প্রচন্ডমূহৰ বচনা কলা হৈছিল ঘৰ্তেকৈ সৰ্চিপাত আদিত। সৰ্চিপাত আৰু তুলাপাত গ্ৰন্থ লিখাৰ উপযোগীকৈ প্ৰস্তুত কৰাটো এটা কষ্টসংখ্যা কাম। গৈগত অগুৰ গচুৰ ছাল উলিয়াই দেইবোৰে আৰু মিহি কৰি জোখমতে কাটি লোৱা হয়। তাৰ পিছত পানীত ভূৱাই বৈ পুনৰ কিহি কৰি মাটি মাহৰ মত লেপি শুকোৱা হয়। এনেদৰে দীখলীয়া প্ৰক্ৰিয়া এটোৰ মাজেৰে সৰ্চিপাত প্ৰস্তুত কৰা হয়। একেদৰে গোৰেব, কপাহ বা ফটোকামিৰ লগত বৰগুচ্ছ বেলগুচ্ছ কষ্টাল আদিৰ আঢ়া মিহলাই মত তৈৱাৰ কৰি সেইবোৰ প্রভুৱাই ভূলাপাত প্ৰস্তুত কৰা হয়। আকেৰী ষেহৰাজা, শিলিখা আদিৰ বস্তু লাগত শিলিষ্ট পৰিমাণৰ গোমুক মিহলাই নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে চিয়াঁহী প্ৰস্তুত কৰা হৈছিল।<sup>12</sup> শক্তিকে দেখা যায় যে এই বচনাৰ ধৰণ পৰ্যায়টোৱেই যথেষ্ট কষ্টকৰ। এনে পৰিহিতিত এখন প্ৰথম স্বহস্তুলিখিত এটা পাঠতে পোৱা গৈছিল। অহুৱাৰ দ্বাৰা বৰ্হস্ত লিখিত এই পাঠটোৱ বৰ্ণণ তেজন হৈৱাটো অতিশয় দুর্ভাগ্যজনক কথা। অৱশ্যে প্ৰছকাৰৰ স্বহস্তুলিখিত পাঠটোৱ পৰা প্ৰযোজন সাপেক্ষে নকল কৰি লোৱা হৈছিল। ইসেও এনে নকল পুঁথিৰ শব্দ্যাত যে শৰ্মাত নহয় তাৰ সহজে অঙ্গুলান বৰিব পাৰি। অসমৰ প্ৰাচীন পুঁথিৰ ইতিহাস অন্তৱ্যন কলিলে দেখা যায় যে নানান প্ৰাকৃতিক দুর্যোগ, সাটিপত্তীয়া পুঁথিৰ লগত জড়িত কিষুমান দোকবিধাস আদিৰ বাবে বহু প্ৰাচীন পুঁথি হৈৱাই গৈছে :

“কিষ্ট বৰতাহ বৰবুগ, বানগালী, বনজুই আদিৰ দৰে  
প্ৰাকৃতিক দুর্যোগ, নিগনি, ডালসলীয়া, উইপোক আদিৰ  
উপন্তৰ, গবাক্ষীৰ অজ্ঞতা আদিয়ে লক্ষণাত্মক পুঁথি ঝঁঝসত  
পৰটোন তেলি দিলো। পুঁথি সংৰক্ষণৰ বুহুলৰ গণা হাত  
সাৰিবলৈ বহু পুঁথি ভূৰ সাজি নদীত ডুলোই দিয়া হইল।”<sup>13</sup>

তদুপৰি কোনো পৰিচিত বা জনপ্ৰিয় অছন্দনৰ নামেৰে অন্য কোনো লোকে শুনুৰ বচনা কৰাৰ নিচিনা ধটনাও মথাযুগৰ অসমীয়া সাহিত্যত দেখা গৈছিল। মাধৱ কন্দলীৰ নামত প্ৰচলিত দেৱতিৰ কাৰ্যাবনৰ প্ৰসংগত সত্যেন্দ্ৰনাথ শঙ্খি লিখিছে :

“পুঁথিগুৰুৰ ভাসা মাছৰ কলমজীৰ বামায়ণৰ লগত  
নিমিলে, কোনো নিমিলাপন নিষ্কৰণ... বামায়ণ-পুঁথিক  
মাধৱ কলমজীৰ কৰিছুৰ আশুল এই কলমত নাই, কিষ্ট  
বৈৰক্তিৰ ধৰ্মীয় আদৰ্শ নীতি ইয়াত বহুভাৱে আচাৰিত  
হৈছে। হয়তো মাধৱ কলমজীৰ হস্তানাম লৈ অন্য কৰিয়েই  
এই কাৰ্যা বচন্য কৰে।”<sup>14</sup>

এনে কিষুমান পৰিহিতিল নাবে শংকলনদেৱে তেওঁল পূৰ্বে  
কৰি তা৥ৰ নিজৰ গুদ্ধৰে সংকলন বা সম্পাদনা কৰাত প্ৰক্ৰিয়া  
দিছিল। এই কামত তেওঁক সহযোগ কৰিছিল প্ৰিয় শিখ  
মাধৱদেৱকে আদি কৰি আন বৰতো শিখত। এই বাবেৰো  
প্ৰত মূলত মাধৱ কলমজীৰ ‘বামায়ণ’ আৰু ‘কীৰ্তন-ঘোষা’ৰ  
সংকলন বা সম্পাদনাৰ প্ৰসংগত শংকৰী বৃগত গুটি উষ্টা প্ৰচৰ  
সম্পাদনাৰ কপৰেখা সম্পাৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস  
কৰা হ'ল।

#### ৪. বামায়ণৰ সম্পাদনা

ভাৰতীয় গবেষণাবাবত অতি প্ৰাচীন কালবে পৰা পুচলিত  
ঐ অহাৰ বামায়ণক আধাৰ হিয়াপে গৈ বামীকৰিয়ে বামায়ণ  
বচনা কৰিছিল। ভাৰতীয় সংকুতি, দৰ্শন, চিন্তা আৰু মননক  
কাৰ্যাৰ মাধ্যমেৰে বামায়ণত সুসংহত, সুন্দৰ আৰু কলাজীক  
কৰপত প্ৰকাশ কৰা হৈছে। ভাৰতীয় কাৰ্যাৰ হৈত্যহসত বামায়ণক  
আদিকাৰ্য আৰু কৰি বামীকৰিক আদিকৰি বোলা হয়।

ভাৰতৰ পামদোৱ পাদেশিক ভাষাতে বামায়ণ বচিত  
হৈছে। ভাৰতীয় প্ৰাদেশিক ভাষাসমূহৰ ভিতৰত তামিল ভাষাৰ  
মহাবৰ্ণী বচনে বচনা কলা বামায়ণখনকেই প্ৰাচীন কুল লোৱা  
হয়। তেলেও ভাৰাৰ বঙলাথ বামায়ণ, মহাকৰি তিঙ্গলাইৰ  
নিৰচনাতৰ বামায়ণ, মালায়লম্ব ভাষাৰ বামচৰিতম, কমড়  
ভাষাৰ তোৰবে বামায়ণ, হিন্দী ভাষাৰ তুলসীদাম বচিত  
বামচনিত মানস, সাবাটা ভাষাৰ ভাৰ্তাৰ্দ্বাৰামায়ণ, ওজৰাটী  
ভাষাৰ বাহলীলানা পদে, কাশীবী ভাষাৰ বামাবতাৰ চৰিত,  
নেপালী ভাষাৰ ভানুভজুৰ অধ্যাত্ম বামায়ণ, ডাঙুয়া ভাষাৰ  
জগমোহন বামায়ণ, মালাকাতভাৰ কৃতিবাঈ বামায়ণ আৰু  
অসমীয়া ভাষাৰ মাধৱ কলমজীৰে বচনা কৰা হৈছেৰে বচনীয়ে  
আদিয়ে শাৰৎৰ্যৰ্থত বামায়ণৰ প্ৰসাৰ কথা শ্ৰমণ দেৰে।  
ভাৰতৰ যিকোনো ভাষাত বচিত বামায়ণৰ ভিতৰত  
কম্বৰামায়ণেই প্ৰথম। কোনো কোনো পৰিয়েতে এইখনৰ  
বচনালাল রৱণ শক্তিকা বুলি কৰি বোঝে, যদিও দৰাচলতে  
ধাদৰ পতিদাতাৰে বচিত হোৱাৰ কথা আৰু “কণাৰে দাঢ়ি  
ধৰিছে। টিপ মৌনক্ষিমুদৰৰ মতৰ গুহাবেত হোৱা এই  
সময় নিৰ্মাণৰ বচনে কেৰনা মহাত প্ৰক্ৰিয়া কৰিবাবৰী  
সাহিত্য কথাৰজন্মৰ আতি-ওৰি” প্ৰস্তুত সুন্দৰভাৱে আছে। কিন্তু  
অন্য এটা দিশৰ পৰা বিবেচনা কৰিসে মাধৱ কলমজীৰ  
বামায়ণখনো শ্ৰাম। ভাৰতীয় আধ প্ৰথাসমূহৰ ভিতৰত  
এইখনেই প্ৰথম বামায়ণ। অসমীয়া ভাষাত পুৰৱে পৰা



বামায়ণৰ মৌখিক পৰম্পৰাৰ প্ৰচলন আছিল মদিও মাধৱ  
কন্দলিৰ বামায়ণে লিখিত পৰম্পৰাৰ শুভাবন্ত কৰে।

মাধৱ কন্দলিৰ বামায়ণৰ সম্পাদনাৰ প্ৰসংগলৈ যোৱাৰ  
পুৰো শংকৰদেৱে কিয় মাধৱ কন্দলিৰ বামায়ণত হাত দিবলগীয়া  
হল সেই কথা আদি পৰে। শংকৰদেৱৰ সমসাচয়িক কৰি  
অনন্ত কন্দলিয়ে নৰ বৈষ্ণৱ ধৰ্মৰ আদৰ্শ প্ৰতিকলিত হোৱাকৈ  
বামায়ণৰ অনুবাদত হাত দিয়ে। কিন্তু প্ৰক্ৰিয়ে এই কথা  
সহিব পৰা নাছিল। তেওঁ উপলক্ষি কৰিলে যে অনন্ত কন্দলিৰ  
বামায়ণৰ অনুবাদে মাধৱ কন্দলিৰ বামায়ণৰ অনুবাদক তেনেই  
ঢাকি পেলাব। কিয়নো অনন্ত কন্দলিয়ে সেই দুটাৰ উপায়োগীকৈ  
স্বৰ্গৰ নৰ বৈষ্ণৱ ধৰ্মৰ আদৰ্শ প্ৰক্ৰিয়ে কন্দলিটৈ বামায়ণৰ  
কৰিব। মাধৱ কন্দলিৰ অনুবৰ্ত্ত কৰিবলৈ তাৰ অংশট বৈষ্ণৱ ধৰ্মৰ  
প্ৰচাৰ নথকা গ্ৰন্থখন হৈৰাই যাৰ বুলি সংশয় কৰিয়োই সেইখনৰ  
সংৰক্ষণৰ প্ৰতি যত্পৰ হ'ল। এই কথাৰ উল্লেখ শুভচৰিত  
কথাত পোৱা যায় :

“আৰু মাধৱ কন্দলিৰ কৰিতা বামায়ণ ঢাকি তৃচকৈ  
গুচাৰ ফন দিলে অনন্ত বন্দলি এই তেহে গুকজনত  
বিপ্রে সুপ্রতে সৰনাপন হৈ প্ৰাথিলৈ বৰৰ হেতু।”<sup>১০</sup>

ইয়াত উল্লেখ থকা কথিতা বামায়ণ কথাটো আংগৰ্পূর্ণ।  
মাধৱ কন্দলিৰ বামায়ণত কৰিতাৰ সকলো ঐশ্বৰ্য ফুটি উঠিছে।  
সেইবাবেই কন্দলিক শংকৰদেৱে পূৰ্বকৰি অপ্রয়াদী বুলি শ্ৰাঙ্কা  
নিবেদন কৰিছে।

এনে এজন কৰিব কৰিতা বামায়ণ সংৰক্ষণ কৰিবলৈ গৈ  
শংকৰদেৱে দেখিলে যে আদি আৰু উত্তৰবাকাণ নাই।  
মাত্ৰ পাঁচশতেৰে বামায়ণখন সংকলিত নকলি আদিকাণ  
মাধৱদেৱক লিখিবলৈ দিলে আৰু উত্তৰবাকাণ শংকৰদেৱে  
নিজেই লিখিবলৈ গাত ল'লে :

“পাচে গুকজনে বোলে বৰা পো তোমাৰ মিতাৰ  
শাস্ত্ৰ কৰিতা গুচাৰবে খোজে : মামি ধৰো গোৰত :  
তুমি হোৱা আগে : তেহে আদ্যে উতৰবা কৰিছে : কাপন  
গাৰি দৰে আগ গোৰ সমে বল :”<sup>১১</sup>

মাধৱ কন্দলিয়ে বৰাহী বজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত  
সংশুকাণ বামায়ণৰ বচনা কৰা বুলি লক্ষোকাণৰ শেষত উল্লেখ  
কৰিছে :

“সংশুকাণ বামায়ণ পদবক্ষে নিবন্ধিলৈ  
লজ্জা পৰিহৰি সাৰোকৃতে।

মহামাণিক্য বোলে কাৰাবৰস কিছু দিলো  
দুষ্কৰ প্ৰাথিলৈ যেন দৃঢ়।”<sup>১২</sup>

মাধৱ কন্দলিয়ে সংশুকাণ বচনা কৰা বুলি লিখিছে মনিও  
তেওঁ প্ৰকৃততে সাতেটা কাণু বচনা কাৰাবচন কৰ নাই বুলি  
সন্দেহ প্ৰকাশ কৰিছে উপেন্দ্ৰ চন্দ্ৰ লেখাকৰে—

“উত্তৰবাকাণ না পাওতেই সাতকাণ বচনা কৰা বুলি  
ফোঁঘাপ গৰা এনে অনুশাস হয় যে বামায়ণৰ লিখিলৈলা  
কাণকে সাতকাণ বুলি কৰ। প্ৰকৃততে এনে ভাৰতে  
কন্দলীয়ে সাতকাণ বামায়ণ পদ ভঙ্গা বুলি কৰ আবি।”<sup>১৩</sup>

মাধৱ কন্দলিয়ে যদি সাতেটা কাণু লিখা বুলি কোৱাৰ  
নিচিনাকে সচকেয়ে লোৱাইলৈ তেজিয়া হ'লে বুঝ হৈৱা  
হ'ল দুটা পুনৰ লিখিবলৈ লোৱাটো যুক্তিসংগত আৰু স্বাভাৱিক  
কথা। কিন্তু উপেন্দ্ৰ চন্দ্ৰ লেখাকৰে কোৱাৰ দৰে সাতকাণ  
লিখাই নাছিল তেহে শংকৰদেৱে জোৱা দিবলৈ যোৱাৰ  
প্ৰয়োজন কিয় অনুভৱ কৰিলৈ সেয়া বিচাৰ্য বিষয়। বামায়ণৰ  
বিষয়ে গৱেষণা কৰা প্ৰাচ্য আৰু পাশ্চাত্য পণ্ডিতসকলৰ ঘৰে  
দ্বিতীয় শতিকামানৰ পৰা বৰ্তমানলৈকে প্ৰচলিত হৈ থকে  
বামায়ণখনৰ আদি আৰু উত্তৰবাকাণৰ সৰহভাবেই বাল্মীকিৰ  
দ্বাৰা বচন মহয়। এই দুটা কাণু প্ৰক্ৰিপ্ত (Interpolated),  
পাছৰ কালৰ সংযোজন :

“হেইচ যাকোবি (Jacobi), চি. ভি. বেদ্য (C. V.  
Baidya), ৰেবাৰ (Waber), এম. ভিন্টোবনিংসে  
(Winternitz), বুল্কে (Bulcke) আদি সৰহভাগ  
গুণিতেই এই দুটা কাণুৰ প্ৰক্ৰিপ্তা সম্পর্কে একমত।  
এই দুটা কাণুৰ মাজত মাজৰ পাঁচটা কাণুৰ বিপৰীতে  
বামায়ণ বিবৃত সংৰক্ষণলৈ উন্নীত কৰিবে যাবলৈ পাঁচটা  
কাণুত রামৰ কাৰ্য আদৰ্শ মনৱৰ শুভতে আৱক্ষ আছে।  
এই দুটা কাণুত বামায়ণৰ ঘটনাৰ লগত প্ৰতাক্ষ সম্পর্ক  
নথকা পাঁচটা বজাৰ বৎশালুচৰিত (Heroic ball; Poetry),  
জ্ঞানাধৰ্মৰ গোষক আখ্যান (brahmimical  
legends) নীতিকথা আৰু গৰ্ভনা সুমুৱাই দিয়া দৈহে  
যাজকৰ পাঁচটাৎক্ষত এনে অবাসৰ জাহিনীৰ মাত্ৰা কৰ।”<sup>১৪</sup>

গ্ৰীষ্মপূৰ্ব দ্বিতীয় শতিকাতে বামায়ণখনত সংশুকাণ বুক্ত  
হয় বুলি বিভিন্ন প্ৰামাণৰ ভিত্তিত পণ্ডিতসকলে ঠাৰৰ কৰিছে।  
প্ৰক্ৰিপ্ত কাণু দুটিক লৈয়ে বামায়ণে পূৰ্ণাঙ্গ কৰে পালে। দুইজোৰ  
বছৰ ধৰি জনসাধাৰণৰ মাজত বামায়ণ সংশুকাণ কৰেই  
গ্ৰহণযোগা হ'ল। অসমত মাধৱ কন্দলিয়ে বামায়ণ বচনা কৰেৰ  
পূৰ্বেও মৌখিক বাপত বামায়ণৰ প্ৰচলন আছিল। উত্তৰবাকাণৰ

অন্তর্গত সীচাম পান্তির অক্ষেপের দরে বটশাব কথা গৌণিক  
সাহিত্যত থকাব পরা জানিব পাৰি যে অসমতো সাতেটা  
গুণতৰ প্রচলনেই আছিল। গতিকে, পঞ্চকাষ্যুক্ত বামায়ণ  
এখনকা সর্বসাধারণৰ প্ৰহণযোগ্য নহ'ব বুলি ভাৰিয়েই আদি  
আৰু উত্তৱকাণ সংযোগ কৰিলো। শংকৰদেৱেৰ অহ অধ্যাদল  
ফেওত প্ৰহণযোগ্যতা আৰু প্ৰভাৱ - এই দুয়োটা দিশ  
গভীৰভাবে চিন্তা কৰি হৃষি-দীৰ্ঘ, প্ৰহণ-বৰ্জন আৰি কৰিছিল।  
‘গুৰু-চৰিত কথা’ত তেনে দৃষ্টান্ত পোৱা যায়। এবাৰ গোৱিন্দ  
গুৰুৰে একাদশীৰ দিন তিনিটা কৃতি মাছ লোৱা দেখি  
শংকৰদেৱে একাদশীৰ কথা মনত পেলাটি দিলো। তেতিয়া  
গোৱিন্দ ওক্তৰে ক'লৈ যে আগমনিক অধ্যাদল কথাত দেখাল  
ওকজনে লিখিছে- ‘নপাই একাদশী উপবাসে নপাএ মোক  
বোন সম্মানে।’ তেতিয়া শংকৰদেৱে একাদশ কৃকৰ পৰা  
এই পদটো ওচাৰ খুজিছিল নাৰায়ণ দাস ঠাকুৰ আতাই ওচাৰ  
নালাগে বুলি কোঠাত শংকৰদেৱে ঠাকুৰ আতাইনো কি বুজিছে  
সুধিলো। তেতিয়া তেণ কলে যে ধৰ্মবাব, একাদশী পালন  
কৰি তাৰ ফলত উৱাৰ বা মুক্ত হয় বুলি ভাৰিব নালাগে।  
তেতিয়াহে শংকৰদেৱেৰ পদটো বাখিলো :

‘জ্ঞান গোত্তিম ওক্তৰে তিনিটা কুৰি সাচ নিমে  
ইক্ষদিতি : দেবি পৰম পুৰুষ গুৰু বোলে : গোৱিন্দ  
দেখো আজি একাদশী তিনি কুৰি সৈচা।। বোলে বাপ  
তোকাটোৰ পদে দেখো কৈছে : বোলে নপাই একাদশি  
উপবাসে : নপাএ মোক যাগ সহ্যযৈ।। তেহে মহাপুৰুষ  
গুৰু বোলে : বামানন্দৰ মাক ওকাদ(শ) সাজুখন অন্মা  
: পদটো কাটি প্রচাএ : অ আমি পদ কৰিলো ভিতৰ  
ভবিবৰ কাৰণে : কেনেকৈহে বুজিছে দহ্যে এই বুলি নৰনি  
ধৰিলো : পাচে ঠাকুৰ আজা বোলে বাপ কাটিব নালাগে  
: বোলে নাৰায়ণদাস কেনেকৈনো লৈচা : বোলে দাপ  
একাদশি ধৰ্মবাব তিথি : আৰু কৰিব পাই তাৰ ফলবাপ্তাহে  
কৰিব সাক্ষাৎ।। অত সহ্যাদ্য ব্ৰহ্মবৰ্ত্তা আদি কৰি অপত  
বাযা কৰিবেগো : তাৰ গ্ৰাব : দুবে গুচালে মজালয়া ডেলাই  
: পাচে ওকজনে বোলে এৰা আমিত তেনেকেমে কৰিছো  
: তেহে পদ বল।।’<sup>20</sup>

দেখাত লক্ষ কথা দেখে লাগিলোও এই ঘটনাটোৱ  
অভ্যন্তৰ পৰ্যন্তদেৱে অহ পাঠ্বল্প উপলব্ধ পোৱায় আগুণক  
ওকজন সহকাৰে বিচাৰ কৰি চাইছিল তাক বুজা যায়।

মাধব কন্দলিৰ বামায়ণৰ ঠাবে ঠায়ে বৈষ্ণৱ ধৰ্মৰ  
উপযোগীকৈ কিছু উপদেশ সংযোগ কৰা হৈছে। এই

পঁয়োজনৰ কথা শংকৰদেৱেৰ জ্ঞাত। গুৰু চাৰত কথাত  
আছে :

“তেহে আদে উত্তৱা কৰিবে : কাৰণ গুৰু দলে আগ  
গোৰ সমে বল ও উপদেশ (আছ) বুল হল : আদে  
উপদেশ নাই সুত সুতহে আছিল অগ্যাত (চোট আতা  
দিছে)”<sup>21</sup>

শংকৰদেৱে মাধৱদেৱে বামায়ণক কৃষ্ণভৰ্তি শামাৰ অন্তৰ্গত  
কৰিবলৈ কৰা প্রায়স সম্পর্কে উপোন চৰ্প লেখাপৰে এসেদেৱে  
লিখিলৈ :

“.....মহাপুৰুষ দুড়নাই কেৱল আদি আৰু উত্তৱকাও  
বচিমেই ক্ষাণ্ত রাখে মাধব কল্পলীন নামটো বাখি আল আল  
অশ্যায়তো উপদেশ আদি সমিশ্ৰে কৰি বামায়ণকে কৃকৰ্ত্তি  
শাখাৰ আন্তৰ্গত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সদেহ জয়োৱা  
পদবোৰ কেৱল বিনোদন সাধন কণ্ঠলিৰ আৰু বোৱাবিলি শংকৰদেৱে  
মাধৱদেৱেৰ সেইটো নিৰ্বাবণ কৰা টান। আদি আৰু উত্তৱ কাণ্ডৰ  
বাহিৰে দুই এঠাইত আমি বিহুৰ সংযোজন বুলি আঙুলিয়াম  
পৰো। যেনে লংককেতো শেখ হৈ বোঝাৰ পিছত আছে :

‘বল্মীয় সংৰো ধাম দুর্বাদল শ্যাম

সৰ্বশুণে অনুপাম।

বাব তণ লাম বৰ্ম অনুপাম

মুনুতি সুখৰ দ্যম।।

বাহাৰ অঘণ কৌৰুনে কৰয়

অহমক অতি গতি।

হেনয় তোমাৰ চৰগত হৈক

মোহোৰ নিমল বৰ্তি।।’<sup>22</sup>

নিষ্ঠ দণ কৰিবলৈশা কথা এইটাৰেই যে অশে  
সংযোজনৰ ফলত মাধব কন্দল কৰিলু হৈৱাই শোকো মাহৈ  
বা গৌলিকতৰ ছানি শোক নাই। প্ৰকৃতি বৰ্ণনা, ভাসাৰ মাধৱদে  
আদি সকলো দিশতোই মাধব কন্দলি স্বকীয় বাপেৰেই সন্তুষ্টাৰ  
বামায়ণত উজ্জলি যাচে। সংযোজন বিমোচন কৰিবলৈ  
ইলৈ এই অশেক উত্তৱ আৰু প্ৰহণযোগী বাপত তুলি ধৰা।  
হস্তকৰে উপস্থিতিত বা বিমোচনত তেওঁৰ স্বকীয়তা অনুষ্ঠ  
বিচাৰ দায়িত্ব সম্পাদনৰ। এই কেত্রত শংকৰদেৱে মাধৱদেৱে  
বামায়ণক যুগোপযোগীকৈ সম্পাদনা কৰিছে বুলি নিঃসন্দেহে



ক'ব পাৰি। সেহবাবে মহেশ্বৰ নেওগো ইয়াক আধুনিক ক'পৰ  
সম্পাদনা বুলি গুৰু-চৰিত কথাৰ পাতনিত লিখিছে:

“প্ৰকৰণদেৱ মাধৱদেৱ মুঝো শণ জাসি দেলেতৈ বাবৰ  
বন্দলিৰ পাচকাণ বামায়ণ সপ্তকাণ কৰিলে আৰু এক  
আধুনিক অৰ্থত সম্পাদন কৰিলে তাৰ অভিলেখ  
চৰিতখনিয়ে দিয়ে।”<sup>১০</sup>

### ৬. কীৰ্তন-ঘোষাৰ সম্পাদনা

শৎকবদৈৰে তেওঁৰ জীৱন কালত নানান ঠাইত থাকি  
শ্ৰম প্ৰচাৰ কৰিছিল। এনেদৰে ঘূৰি মুৰোতেই তেওঁ গীত,  
নাট, কাব্য আদি বচনা কৰিছিল। কীৰ্তন-ঘোষাৰ অস্তৰত  
খণ্ডবোৰ বিভিন্ন ঠাইত থাকি বচন। মহেশ্বৰ নেওগো  
সম্পাদনা কৰা ‘কীৰ্তন-ঘোষা আৰু নাম-ঘোষা’-ৰ ভূমিকাত  
উল্লেখ কৰা অনুসৰি কীৰ্তন-ঘোষাৰ খণ্ডবোৰ বচনাৰ স্থান  
এনেবণৰ -

**বৰদোৱা - উৱেষা বৰ্ণনা, অজামিল উপাখ্যান, প্ৰহৃদ  
চৰিত্ৰ, ইৰমোহন, বলিষ্ঠন, গজেন্দ্ৰোপাখ্যান, চতুৰ্বিংশতি  
অৱতাৰ বৰ্ণন, ধ্যানযোগ**

**বেলগুৰি - পাষণ্ড হৰ্দন, নাম অপৰাধ, শিশু সীলা,  
ৰামজীড়া, কংসবধ, গোপী উদ্ধৰ সংবাদ, কুঁজীৰ বাষ্প  
পূৰণ, অক্রুবৰ বাঞ্ছা পূৰণ**

**কামকল আৰু কেোচনিহৰ : অৰ্পণাৰ মুৰু, ফাগৰবন্দ  
বধ, মুচুকুন্দ-স্তুতি, স্যামন্তক হৰণ, নাৰদৰ কৃষ্ণ দৰ্শন,  
বিথু পুত্ৰ আনয়ন, বেদান্ততি, কৃষ্ণ সীলা-মালা, কুঞ্জনীৰ  
প্ৰেম কলহ, চৰণ পৰীক্ষা, শীক্ষণ্যৰ বৈষ্ণুং প্ৰয়াণ আৰু  
ভাগৱতৰ তাৎপৰ্য।**

এনেদৰে সিঁচিতি হৈ থকা খণ্ডবোৰ সংকলন কৰিবলৈ  
শৎকবদৈৰে মাধৱদেৱক কৈছিল। কিঞ্চিৎ, মাধৱদেৱে বেহাৰলৈ  
বাবলগীয়া হোৱাত কামটোত হ্যত দিয়া নহ'ল। পৰৱৰ্তী সময়ত  
মাধৱদেৱৰ ভাগিন বামচৰণ ঠাকুৰক কীৰ্তন-ঘোষাৰ খণ্ডবোৰ  
গোটাৰলৈ কৰয় :

“আৰু বামচৰণক বোলে মোৰ ওকজনে কীৰ্তন ঘোষা  
খানি গোটাৰ মিছিল নুৰাইলো ওকজনক বালিব। তই গোটাৰ  
দিবি।”<sup>১১</sup>

মাধৱদেৱৰ আজ্ঞা শিৰোধাৰ্য কৰি বামচৰণে বিভিন্ন ঠাইৰ  
পৰা কীৰ্তন-ঘোষাৰ খণ্ডবোৰ সংগ্ৰহ কৰে। আনুমানিক এণ্ঠৰে

ভিতৰত খণ্ডবোৰ সংগ্ৰহ কৰা হৈছিল বুলি গবেষকসকলে ঠাইৰ  
কৰে। দৈত্যাৰি ঠাকুৰৰ মহাপুকুৰ ব্ৰী শৎকবদৈৰে যাধৱদেৱ  
চৰিতত এই কথাৰ উল্লেখ আছে। মাধৱদেৱক এই খসিৰটো  
দিবলৈ বামচৰণ ঠাকুৰে বেহাৰলৈ যাও কৰিছিল। যা পৰ্যন্ত  
সংগৃহীত খণ্ডবোৰ লৈ গৈছিল। বেহাৰত মাধৱদেৱে বামচৰণ  
ঠাকুৰক কীৰ্তন-ঘোষাৰ ক'ত আছে সোধাত ‘ভাদ্ৰম্’  
বুলি ঠাই এখনত হৈ আহা বুলি কৰয়। কেতিয়া মাধৱদেৱে  
চাৰিজন মানুহ লগত দি বামচৰণ ঠাকুৰক ভাদ্ৰম্ৰৰ পৰা  
পুথিৰ আমিবলৈ লিয়ে। বামচৰণ ঠাকুৰৰ দ্বাৰা সংগৃহীত  
কীৰ্তন-ঘোষাৰ মাধৱদেৱৰ ছাতত পৰাৰ সময়ত পুথিৰ অন্ত  
খণ্ডবোৰ সংহাপিত কৰা হৈছে। মাধৱদেৱে বামচৰণ ঠাকুৰৰ  
খণ্ড সংহাপনাক আনুমোদন জনালে। বিভিন্ন চৰিতত এই  
কথাৰ উল্লেখ আছে:

(ক) “এহি বুলি পুৰি সেলি চাহিলত  
কৈলে কোন কথা আছে।  
যৈত যিৱা কথা গৈবে জাগে গৈছে  
বিচাৰি দেবিল পাছে।  
নলাগে লাৰিবে ভালে আছে সবে  
এহি বুলি হাসিলত!!”<sup>১২</sup>

(খ) “পাহৰিনা হৰিযুহত মেলি চাই দেখে জি জোৱা  
জৎ দিব হ'ব লাগে সেইজন্মে হৈছে দিচে। অমৃত মনৰ  
প্ৰেমকলহৰ কীৰ্তনহে কই তা কচাৰিত ধাৰিব  
নেপালে।”<sup>১৩</sup>

বামচৰণ ঠাকুৰে অমৃতমথন আৰু প্ৰেমকলহ গোটাৰ  
নেৱাৰিলৈ যদিও মাধৱদেৱে সেই দুটা ওজলৈ র'বে সংগৃহীত  
খণ্ডবোৰ চাৰিভাগ কৰি চাৰিজনক নকল কৰিবলৈ লিয়ে।

“চাৰি ভাগ কৰি লিখিবক চাৰি  
জনক হাতি নিলস্ত।।  
যাইবে বামচৰণ সিখা পুথিৰ ম  
শীঘ্ৰ কাৰ চাৰিজন।  
মেলি চাৰিভাগে আটামিন মান  
লিখিবন্ত পুথিৰ ম”<sup>১৪</sup>

চাৰিনা ঘোষাৰ বামচৰণ ঠাকুৰৰ অৰূপ সংহাপনা পৰ্যন্ত  
কামকল প্ৰেমিক নহ'ল। হাবাবোৰে বেহাৰত খণ্ডবোৰ প্ৰথমতে  
আৰু বামচৰণে। (কল, চৰণ, পুৰণ) অৰূপ বামচৰণে ঠাইৰ অৰূপ  
কল, চৰণ, পুৰণ আৰু বামচৰণে শ্ৰেণী ফাঁজিতে

পোরা যায়। কালানুক্রমিক ঘোষণা সতেও মাধবদেৱ অনুমোদন কৰলৈ চাই এটা কথা কৈ পাৰি যে কীৰ্তন ঘোষণা সংকলন বা সম্পাদনা কৰোতে বচন কালতকৈয়া অধিক গুৰুত্ব প্ৰদান কৰিছিল বিষয়বস্তুৰ বিনাসতোহ। বৈষম্য ধৰ্মৰ উপাস্য দেৱতা শ্রীকৃষ্ণৰ অৱতাৰৰ ঘোষণে হোৱা মহিমা প্ৰকাশৰে এই পুঁথিবনিৰ আৰম্ভণি কৰা হৈছে। পুঁথিবনিৰ সমিষ্টি খণ্ড বিন্যাসলৈ মন কৰিসে দেখা যায় যে বৈষম্য ধৰ্মৰ মূল তত্ত্ববোৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। চতুৰ্বিংশতি অৱতাৰৰ বৰ্ণন খণ্টোৰে কীৰ্তন-ঘোষণা আৰম্ভ হৈছে। পৰৱৰ্তী যন্ত্ৰসমূহ হল - নাম অপৰাধ, পাপণ মৰ্দন, ধ্যান বৰ্ণন, অজামিল উপাখ্যান, প্ৰস্তাব চৰিত, পজেন্ট উপাখ্যান, হৰমোহন, বলি-ছলন, শিঙুলৌলা, বাসক্রীড়া, কংসেৰধ, গোগী উৎকৃষ্ট সংবাদ, বুঁজীৰ ঘৰুৱা পূৰ্বণ, জৰাসংকৰ যুদ্ধ, ফাল্যৱন বধ, মুচকুন্দ-সুতি, স্বজনক-হৰণ, নাৰদৰ কৃষ্ণ দৰ্শন, বিপ্র-পুত্ৰ আনয়ন, দাখোদৰ বিপাখ্যান, দৈৱকীৰ পুত্ৰ আনয়ন, বেদস্তুতি, কৃষ্ণ লীলা-ঘালা, শ্রীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ, উৰেৱা পৰ্ণ তাগৱৰ্তৰ তাৎপৰ্য। ইয়াৰ উপৰিও বত্তাকৰ কন্দলীৰ সহ্য নাম বৃজাঞ্জ, শ্রীধৰ কন্দলীৰ ঘূনুচা কীৰ্তন খণ্ড দুটাত কীৰ্তন-ঘোষণা অন্তৰ্ভুক্ত হৈছে।

কীৰ্তন-ঘোষণা খণ্ড সংস্থাপনা পদ্ধতিলৈ ফন কৰিলৈ দেখা যায় যে বৈষম্য ধৰ্মৰ উপাস্য দেৱতা অগত্যাৰ শ্রীকৃষ্ণৰ মহিমা প্ৰকাশ কৰি সকলোকে তাৰ অতি ভঙ্গিশীল ঘোষণা উপদেশ বা পথ নিৰ্দেশনা দিবলৈ যিষবগৰ কাহিনী বা কথাবস্তুৰ প্ৰয়োজন ঠিক তেনেধৰণে তাক সজাহাইছে। প্ৰথম খণ্টোৰ সন্মতি বস্তান বস্তাৰ প্ৰণাল কৰি সেই চিহ্নত বস্তাৰপী ভগৱানেই যে সকলো পৰিৰ্বৰ্তনৰ কাৰণ তাক সুন্দৰভাৱে তুলি ধৰিছে। আকো নাম অপৰাধ, পাপণ মৰ্দন, ধ্যান বৰ্ণন - এই "তিনিটা খণ্ডত ব্ৰহ্মাদগীৱ ভগৱানক ভাণ্ডি কৰিবলৈ এগৰাকী ব্যক্তিয়ে ল'বলগীয়া মানসিক প্ৰস্তুতি বা আত্মশুদ্ধিৰ কথা বৰ্ণনা কৰিছে। ভগৱানৰ প্ৰতি বিশ্বাস, নিজৰ চাৰিত সংহোধন আৰু হাজাৰ পট্টান বা ইতিকিঙ্কৰ মাজতো আৰাবিষ্টাসেৰে ভঙ্গিপৃষ্ঠত আওৰাই যোৱাৰ অনন্তেৰণা এই তিনিটা খণ্ডত পোৱা যায়। আকো, অজামিল উপাখ্যানৰ লোক শ্রীকৃষ্ণৰ বৈকুণ্ঠ ঘোষণলৈকে - এই খণ্ডসমূহত লালান আশ্চৰ্যলুক মাজেনে ভগৱানৰ মহিমা আৰু নৰ বিষ ভঙ্গিব অকাশ দেখা যায়। সৰ্বসাধাৰণ লোকৰো

সচল মোদা হোৱাটোক মানো কৰিবলৈ গৱেষণাৰ কৰি কৌশলৰ পুথি গ্ৰেশ, সংঘাত, অপৰাধ, দুঃখ শ্ৰেষ্ঠি সামি কথাবৰ্ণনৰ সচলৰ পৰা ভঙ্গিব অনিয়ন্ত্ৰিত কেন্দ্ৰৰে উকাল পতা কৰে প্ৰদৰ্শন কৰিছে। খংকলদেৱল পালা বাটিত উকেনা পৰ্ণৰ প্ৰচলিত পদ দৈৱজনৰ ধৰ্মৰ ধৰ্মীয় আদৰণ সৈতে শিষ্ট দিনোপ প্ৰয়োগ দেখা হৈয়াত পঞ্চতীর্থ বিধি, দাদাৰাঙ্কন জন্মেৰে কৃসক পৃষ্ঠা কৰা মুগ্ধলাঙ্ক সুতি বৰ্ষা, সাগৰত মন কৰাল পাত্রত সুৰ্যৰসনা কৰা কথাবোৰ অন্তৰ্ভুক্ত হৈছে। কেনো :

"অনুজ্জলে নানি কৰি অথ মনিমণ,  
তীৰত উঠিয়া পাচে পিপিৰ বসন।।।  
সন্ধ্যা আচাৰিব কৰি সুৰক্ষ বসন।।।  
তিলে জলে বিপিৰিতে কলিব তৃপণ।।।

জলে থাকি জলাঞ্জলি নিদিব ভূমিত,  
থলে থাকি জলত নিদিব কদাচিত।।।  
জলত থাকিয়া কৰে থলত তৃপণ।।।  
ব্যথ হই তাৰ নপাৰত পিতৃগণ।।।  
দিব জলাঞ্জলি পথিবীত পাৰি কুশ।।।  
মহা তৃষ্ণ তেমে বতকে সুকৰ।।।"

আনন্দতে 'কীৰ্তন-ঘোষণা'ৰ অন্তৰ্ভুক্ত প্ৰস্তাব চৰিত্ব কৰে,  
"নালাগে ভতিতে দেৱ বিজ কৰি হইবে।  
নলাগে সন্তুত শান্তি বিস্তৰ জানিবে।।।  
তপ জপ যজ দান সহে বিড় বন।।।  
কেৱল ভক্তিতে তৃষ্ণ হৈস্ত নাবায়ণ।।।"

শপ বৈষম্য ধৰ্মৰ ধৰ্মীয় আদৰণ শগাত সামান্যতম হলেও  
বিৰোধ থকা বাবেই উৰেৱা বৰ্ণন শংকবৰ্দেৱৰ দ্বাৰা বাটিত  
হলেও কীৰ্তন ঘোষণ শেষতহে তাক হান দিয়া হ'ল। উৰেৱা  
বৰ্ণনৰ পিছতেই ভাগৱতৰ তাৎপৰ্য খণ্ড দিয়া হৈছে। ভাগৱতৰ  
দ্বাদশ স্তুতিৰ আধাৰত বচিত এই খণ্ডটোক কীৰ্তন আনি  
ভঙ্গিমাৰ্থে দেখে যৈৰই শব্দিআণ শাস্তিৰ আৰু সুণ্ধৰ  
ধৰণত তুলি ধৰিছে। গাতিকে দেখা যায় যে কীৰ্তন-ঘোষণা  
অগত্যাৰ সন্মতিৰ বন্ধনাৰে আৰম্ভ কৰি নামৰ শ্ৰেষ্ঠতৃতৰে সামৰা  
হেছে। ইয়াৰ মাজতে সুকাৰিশেৰ বত্তাকৰ কন্দলি বাচত সহ্য  
নাম বৃত্তাত খণ্ডটোক সামৰিষ্ট কৰা হৈছে। এই খণ্ডটোক বচনা

ଶ୍ରୀ ଭାରାଦର୍ଶ ସକଳୋ ବୈଶତ୍ର ଧର୍ମର ଧର୍ମୀୟ ଆଦର୍ଶର ଭାବୁକୁଳେ  
ଥକା ବାବେ ମାଧ୍ୟଦେରେ କୀର୍ତ୍ତନ-ଘୋଷାତ ସମିରିଷ୍ଟ କବିଲେ ବୁଦ୍ଧି  
ଭାବିବ ପାବି । ଆନହାତେ କର୍ତ୍ତମାନ ବହୁତେ ଛପା ପୃଥିତ ସମିରିଷ୍ଟ  
ହୋବା ଶ୍ରୀଧର କନ୍ଦଲିକୃତ ଘୁନ୍ତା କୀର୍ତ୍ତନ ଶଂକବଦେର କୃତ କଷିଣୀର  
ଦେମ କଳାହ ଆକୁ ଭ୍ରମ ପରିଷ୍ଫା - ଏହି ଖଣ୍ଡ ତିନିଟା ମାଧ୍ୟଦେର  
ଦ୍ୱାରା ସଂଖ୍ୟୋଜିତ ନହୁଁ । ମହେଶର ନେଓଗେ ସମ୍ପାଦନା କବା 'କୀର୍ତ୍ତନ-  
ଘୋଷା ଆକୁ ନାମ-ଘୋଷା' ପ୍ରତ୍ୟବ୍ୟ ପାତନିତ ଉତ୍ୟେଖ କବିହେ ଯେ  
ମାଧ୍ୟଦେରେ କୀର୍ତ୍ତନ ଘୋଷା ସଂକଳିତ କବା ସମୟତ ଘୁନ୍ତା କୀର୍ତ୍ତନ  
ବ୍ୟଚିତ ନହିଁ ଓ ପାବେ :

**"ମାଧ୍ୟଦେର କୀର୍ତ୍ତନ-ଘୋଷକ ସଂକଳିତ ନକୁନ କାଳ  
ଦିନର ଶମୟତ ପଞ୍ଚରତ ଏହି ଖଣ୍ଡ ସଚିତ ହୋଇଏ ପାହିଲ ଆକୁ  
ପିଛତହେ ଇଯାକ କୋନୋ କୋନୋ ସତଇ ପୃଥିବୀର ଆହୁରି  
କବି ଲୟ ।"**<sup>୧୦</sup>

କଷିଣୀର ପ୍ରେସ କଳାଙ୍କ ବିଦ୍ୟାବି ନୋପୋରାଟେ ମାଧ୍ୟଦେର ଜ୍ଞାନ  
ଆଛିଲ । ଏହି ଖଣ୍ଡଟି କୀର୍ତ୍ତନ ଘୋଷାତ ଠାଇ ପାବର ଉପଗ୍ୟକ୍ତ ନହୁଁ  
ବୁଦ୍ଧି ଭାବିଯେଇ ମାଧ୍ୟଦେରେ ଥାନ ଦିଯା ନାହିଁ । ଭ୍ରମ କ୍ଷେତ୍ରତୋ  
ଏକେ କଥା ପ୍ରୟୋଜ୍ୟ ।

କୀର୍ତ୍ତନ-ଘୋଷାର ଖଣ୍ଡମୁହଁ ବିଭିନ୍ନ ଠାଇର ପରା ଆନି ସଂଖ୍ୟାଲିତ  
କବା ହୁଁ । ମେଯେ ଇଯାତ କୋନୋ ମଂଗଳାଚରଣ ଶୋକ ନାହିଁ ।  
ସଂକଳନର ସମୟତହେ ଭାଗରତର ଦୂଟି ଶୋକ ସମିରିଷ୍ଟ କବି  
ପ୍ରତ୍ୟବ୍ୟନକ ପୂର୍ଣ୍ଣ କପ ଦିଯା ହୁଁ । ଇମୋ ସମ୍ପାଦନାରେ ଆଖି ।

### ୭. ସାମବଣି

ଶଂକବଦେରେ ନାଟ, ଗୀତ, କାବ୍ୟ ଆଦି ରଚନା କବିତାରେ ଭକ୍ତ:  
ଶିବ୍ୟନ୍ଦିନର କଥା ଆଗତ ବାହିଲି । ଲଗେ ଲଗେ ପୃଥିବୀର ବା  
ଆଶିକ ଏତୋ କଥାଓ ଚିନ୍ତା କବିଲି । ମାଧ୍ୟଦେରକ ଯୁଗଳ, ପଟଳ  
ଆଦିରେ ନାମଘୋଷା ପୂର୍ଣ୍ଣ କବିବିଲେ ଦିଯା ଉପଦେଶତ ଏମେ ଚିନ୍ତାର  
ଆଭାସ ପୋରା ଯାଏ :

**"ବୋଲେ ବୋପୋ ମରଦର୍ଶ ପ୍ରତି ପାଲ କବିଦା :  
ତୋରାପରେଓ ଅଜ୍ଞା ପୃତି ହେ ଆମି ବୁଦ୍ଧି ମାନିବା : ନାହେ  
ମାନେ ଆକୁ ଏଥାନି ଘୋଷା ନାମେ ପ୍ରେମପ୍ରତ୍ୟ କବିଦା : ଆମାର  
ପାଚତ : ଯେନ ବୌ ବାଲିବେ ପରା ଡନିକା ବହି ଜେନ କୈ :  
ଦହ ହାଜାର ବୈବୁଢ଼ିର ନାମ ଦିଯା : ଏହି ବୁଦ୍ଧି ନାମ ମେଲି ଗଲ  
ଭାଟିଯାଇ ।"**<sup>୧୧</sup>

ଶଂକବଦେର କଳାଙ୍କାତ ସମ୍ପାଦିତ ବାମାରଣ ମାଧ୍ୟଦେରେ  
ସମ୍ପାଦନା କବା କୀର୍ତ୍ତନ-ଘୋଷା-ବିଭିନ୍ନ ଦିଶର ପ୍ରତି ଲକ୍ଷ୍ୟ କବିଲେ  
ଦେଖା ଯାଏ ଯେ ଆଧୁନିକ ସମ୍ପାଦନାର ଲଗତ ଜଡ଼ିତ କିନ୍ତୁ କାମ

କବିଲୋକେ କବିଜିଲ । ସମ୍ପାଦନାର ପୂର୍ବର ଲ୍ୟାଙ୍କାନ ଯା ମନ୍ଦିର  
କବାଟୋ ଏହା ଅବସ୍ଥା କବିଜିଲ କାହିଁ । ସମ୍ପାଦନା ବାମାରଣ  
ଆଦିକାଣ ଆକୁ ଉତ୍ସବକାଣ ନିଚାବି ନୋପୋରାଟେ ମାଧ୍ୟଦେର  
ମାଧ୍ୟଦେର ନିଜେ ଲିଖି ପ୍ରତ୍ୟବ୍ୟ କପ ଦିଯେ କୌଣ୍ଡିଲ୍ ଦେଇ  
କିମ୍ବରେ ମନ୍ତ୍ର କବା ହେଛିଲ ଇତିମଧ୍ୟେ ଆଲୋଚନା କବା ହେତେ  
ପ୍ରତ୍ୟବ୍ୟକ ପୂର୍ଣ୍ଣ କପ ଦିଯାବ ଦେଇତ ମନ୍ତ୍ରାଭିନାନ ଆକୁ ଦିଯୋଜନ  
- ଏହି ଦୁରୋଟୀ କଥା ଯୁଦ୍ଧପୂର୍ଣ୍ଣ ଭାବେ ଅର୍ଯ୍ୟାଗ କବା ହେଛିଲ ଏହି  
ଯୁଜିନିଟାବ ଲଗତ ପ୍ରତ୍ୟବ୍ୟ ସକାଳ, ପ୍ରତ୍ୟବ୍ୟ ଉଦ୍‌ଦେଶ୍ୟ, ପାଠକ  
ମାଜିବ ମାନ୍ସିକ ହିତ, ପ୍ରତ୍ୟବ୍ୟନ ପଥାଯୋଗ ଦିଇଲି । ବକାପ ଅନୁମାନ  
- ଏହି ତିନିଟା କଥାତ ବିଶେଷ ମାନ୍ୟାବୋଗ ଦିଇଲି । ବକାପ ଅନୁମାନ  
କୀର୍ତ୍ତନ ଘୋଷା ଧର୍ମୀ ପ୍ରତ୍ୟ ଆକୁ ପ୍ରତ୍ୟବ୍ୟ ଉଦ୍‌ଦେଶ୍ୟ ଓ ଧର୍ମ ପ୍ରଚାର  
କବା । ମେଯେ ଇଯାତ କଠୋବଭାବେ ଧର୍ମୀ ଆଦର୍ଶ ବକ୍ଷାବ ପ୍ରତି  
ମନୋଯୋଗ ଦିଯା ହେବେ । କିନ୍ତୁ, ବାମାରଣ ସମ୍ପାଦନାତ ଭକ୍ତିଯୁତ  
କଥାବୋର ଆଲଙ୍କାବିକ ବ୍ୟକ୍ତ ମନ୍ତ୍ର ପ୍ରତ୍ୟବ୍ୟ ହେବେ । କିମ୍ବା  
ଏହିଥିର ଧର୍ମପ୍ରତ୍ୟ ନହୁଁ । ମାଧ୍ୟଦେର କନ୍ଦଲିବ କବିତ ପ୍ରତିଭାବ କଥାରେ  
ଇ ମହାକାବ୍ୟ ଅନୁବାଦ କାପତେଇ ବର୍ତ୍ତି ଆହେ । ଗତିମେ କବ ପାବି  
ଯେ ଶଂକନୀ ଯୁଗତେଇ ଅମୟୀଯା ସାହିତ୍ୟ ପ୍ରତି ମନ୍ତ୍ର ମନ୍ତ୍ରାଭିନାନ  
କାଟିଛି ଶଂକବଦେର ମାଧ୍ୟଦେରେ । ଏହି ବାଟେବେ ଏହା ସମ୍ଭାବ ଧାରା  
ସେଇ ଯୁଗତ ସୃଷ୍ଟି ହୋଇ ନାହିଁ ଯଦିଓ ତାବ ବୀଜ ଅନ୍ତରିତ  
ହେଛି ।

(\* ହରିନାରାଯଣ ଦଭବକାଣ ସମ୍ପାଦିତ 'ଦ୍ୱାରକାତ ବାମାରଣ'-ତ  
'କ୍ଷୁଦ୍ରବକାଣ'-ବ୍ୟବହାବ କବିହେ ଯଦିଓ ଏହି ନିବନ୍ଧିତ 'ଦ୍ୱାରକାତ'  
ବର୍ତ୍ତା ହେବେ ।

\*\* ଏହି ନିବନ୍ଧିତ ଇ-କାବ ଯୁଗ କିନ୍ତୁ 'କନ୍ଦଲି' ଶକଟୋ ବ୍ୟବହାବ କବା  
ହେବେ । ଅରଶୋ ଉତ୍ସବମୁହଁତ ମୂଳ ପ୍ରତ୍ୟ ସେନେଦିବେ ଆହେ  
(କନ୍ଦଲି ବା କନ୍ଦଲୀ) ତେନେଦିବେଇ ବର୍ତ୍ତା ହେବେ ।)

### ଅନ୍ୟ ମୁଦ୍ରା

1. ସତୋନ୍ଦ୍ରନାଥ ଶର୍ମା : ଅମୟୀଯା ସାହିତ୍ୟ ସମୀକ୍ଷାକ୍ରମ  
ଇତିହ୍ୟ, ଚତୁର୍ଥ ପ୍ରକାଶ, ୧୯୮୯ ପୃ. ୫୧
2. ହେମଚନ୍ଦ୍ର ଗୋପାଳ : ଅମୟୀଯା ସାହିତ୍ୟର ଚାନ୍ଦିତ, ଦ୍ଵିତୀୟ  
ପ୍ରକାଶ, ୨୦୨୦, ବାଲୀ ମନ୍ଦିର, ଓରାହାଟି, ପୃ. ୧୮



- ৫। Banikanta Kakati : *Assamese. Its formation and Development*, Forth Edition, 1987, LBS Publication, p. 13
- ৮। Ririnchi Kumar Baruah : *History of Assamese Literature*, 1964
- ৯। সত্যজ্ঞনাথ শর্মা : অসমীয়া সাহিত্যের সমীক্ষাজ্ঞক..., উক্ত, পৃ. ১২
- ৬। নগেন শইকীয়া (সম্পা.) : মহেশ্বর নেওগ বচনারলী, দ্বিতীয় অঙ্গ, প্রথম সংস্করণ, ১৯৯৬, চৰ্জ প্ৰকাশ, গুৱাহাটী, পৃ. ৪৬
- ৭। প্রাণকুল প্ৰষ্ঠ, পৃ. ৪৫
- ৮। হেমন্ত কুমাৰ শৰ্মা : অসমীয়া সাহিত্যত দৃষ্টিপাত, বষ্ঠ তাৎক্ষণ, ১৯৯২, বীণা লাইব্ৰেৰী, গুৱাহাটী, পৃ. ৭৩
- ৯। সত্যজ্ঞনাথ শর্মা : অসমীয়া সাহিত্যের সমীক্ষাজ্ঞক..., পৃ. ১১৩
- ১০। প্রাণকুল প্ৰষ্ঠ, পৃ. ১০৫
- ১১। কামাকুল হাসান শায়েক : ঢাকা টাইপস (ই পত্ৰিকা) শনিবাৰ ৫ জুন, ২০১৯,
- ১২। মালিনী গোস্বামী : সমীক্ষা সূত্ৰ আৰু অৱোপ বিধি, দ্বিতীয় সংস্কৰণ, ২০০৭, চৰ্জ প্ৰকাশ, গুৱাহাটী, পৃ. ১৬
- ১৩। আওকুল প্ৰষ্ঠ, পৃ. ২৭
- ১৪। সত্যজ্ঞনাথ শর্মা : অসমীয়া সাহিত্যের সমীক্ষাজ্ঞক..., উক্ত, পৃ. ৮৩-৮৪
- ১৫। মহেশ্বৰ নেওগ (সম্পা.) : ওৰু-চৰিত-কথা, দ্বিতীয় তাৎক্ষণ, ২০০৩, গুৱাহাটী বিশ্ববিদ্যালয়, পৃ. ৭১, ছেদ ২৩৪
- ১৬। প্রাণকুল প্ৰষ্ঠ, পৃ. ৭১, ছেদ ২৩৪
- ১৭। হৰিনাথায়ণ দুন্দুবৰুৱা (সম্পা.) : সপ্তকাণ বামায়ণ, অৱোদশ সংস্কৰণ, ২০১২, দন্তবৰুৱা পাবলিচিং কোম্পানী, গুৱাহাটী
- ১৮। উপেন চৰ্জ লেখাবৰ : অসমীয়া বামায়ণ সাহিত্য, দ্বিতীয় তাৎক্ষণ, ১৯৯৩, লয়াৰ্ড বুক ঔল, পৃ. ৩২
- ১৯। সত্যজ্ঞনাথ শর্মা : বিদ্যমানকলা পৰিচয়, পৃষ্ঠা সংকলন, জুন ১৯৯০, পৃ. ৭১
- ২০। মহেশ্বৰ নেওগ (সম্পা.) : ওৰু-চৰিত-কথা, দ্বিতীয় তাৎক্ষণ, ২০০৩, গুৱাহাটী বিশ্ববিদ্যালয়, পৃ. ৮৩, ছেদ ১১২
- ২১। প্রাণকুল প্ৰষ্ঠ, পৃ. ৭১, ছেদ ২৩৪
- ২২। উপেন চৰ্জ লেখাবৰ : অসমীয়া বামায়ণ সাহিত্য, দ্বিতীয় তাৎক্ষণ, ১৯৯৩, গুৱাহাটী বিশ্ববিদ্যালয়, পৃ. ৮৩
- ২৩। মহেশ্বৰ নেওগ (সম্পা.) : ওৰু-চৰিত-কথা, দ্বিতীয় তাৎক্ষণ, ২০০৩, গুৱাহাটী বিশ্ববিদ্যালয়, ভূমিকা
- ২৪। প্রাণকুল প্ৰষ্ঠ, পৃ. ২৩৭ হেদ ১০১
- ২৫। মহেশ্বৰ নেওগ (সম্পা.) : কীৰ্তন-যোৱা আৰু নাম-যোৱা-ৰ পৰা উন্নত
- ২৬। মহেশ্বৰ নেওগ (সম্পা.) : ওৰু-চৰিত-কথা, দ্বিতীয় তাৎক্ষণ, ২০০৩, গুৱাহাটী বিশ্ববিদ্যালয়, ভূমিকা
- ২৭। বাজমোহন নাথ (সম্পা.) : দেওয়াৰি ধূৰুৰ বিৰচিত মহাপুৰুষ জীৱী শংকৰদেৱ মাধৱদেৱৰ চৰিত, হিন্দি, ১৮৬৯ খন্দাল, পদ ২৫-২৬, পৃ. ৭৪
- ২৮। যতীন্দ্ৰ নাথ গোস্বামী : কীৰ্তন-যোৱা আৰু নাম-যোৱা-ৰ পাতনি।
- ২৯। প্রাণকুল প্ৰষ্ঠ, পৃ. ৯১
- ৩০। মহেশ্বৰ নেওগ (সম্পা.) : কীৰ্তন-যোৱা আৰু নাম-যোৱা-ৰ পাতনি।
- ৩১। মহেশ্বৰ নেওগ (সম্পা.) : ওৰু-চৰিত-কথা, দ্বিতীয় তাৎক্ষণ, ২০০৩, গুৱাহাটী বিশ্ববিদ্যালয়, ভূমিকা
- অহশঙ্কী (অসমীয়া) :**
- গোস্বামী, মালিনী : পাঠ সমীক্ষা, দ্বিতীয় সংস্কৰণ, ২০০৭, চৰ্জ প্ৰকাশ, গুৱাহাটী
  - গোস্বামী, বতীন : কীৰ্তন-যোৱা আৰু নাম-যোৱা, বষ্ঠ প্ৰকাশ, ২০০১, জ্যোতি প্ৰকাশন, পৃ. ৫৫৬
  - দন্তবৰুৱা, হৰিনাথায়ণ (সম্পা.) : সপ্তকাণ বামায়ণ, অৱোদশ সংস্কৰণ, ২০১২, দন্তবৰুৱা পাবলিচিং কোম্পানী, গুৱাহাটী



## নিপিকা তালুকদাৰ

- নেওগ, মহেশ্বর (সম্পা.) : কৌণ্ঠন-ঘোষা আৰু নাম-  
জোষ।
- নেওগ, মহেশ্বর (সম্পা.) : অৰূ-তৰিত-কথা, বিহুীয়  
তাৰোখ, ২০০৩, গুৱাহাটী বিশ্ববিদ্যালয়।
- লেখাক, উপেনচন্দ্ৰ : অসমীয়া কামাখ্য সাহিত্য, প্ৰথম  
প্ৰকাশ, ১৯৯৩, লয়াই বুক ষ্টল, গুৱাহাটী।
- শইকীয়া, লঙ্ঘেন (সম্পা.) : মহেশ্বৰ নেওগ বচনগুলী,  
তৃতীয় খণ্ড, প্ৰথম সংস্কৰণ, ১৯৯৬, চন্দ্ৰ প্ৰকাশ,  
গুৱাহাটী।
- শৰ্মা, সত্যেন্দ্ৰনাথ : অসমীয়া সাহিত্যৰ সমীক্ষাভৱক  
ইতিবৃত্ত, চতুৰ্থ প্ৰকাশ, ১৮৮৯, সৌমাৰ প্ৰকাশ,  
গুৱাহাটী।
- শৰ্মা, হৈমন্তি কুমাৰ : অসমীয়া সাহিত্য সংস্কৰণে,  
মত তাৰেখ, ১৯১১, দীপা লাইব্ৰেৰী, গুৱাহাটী।
- হাজৰিকা লক্ষ্মী : মধ্যমুগ্ধ অসমীয়া ভাষাব  
ভাষা/তাত্ত্বিক বিশ্লেষণ, প্ৰথম সংস্কৰণ, ১৯১৭,  
বসন্তা, গুৱাহাটী।

### English :

- Baruah, Birinchi Kumar : *History of Assamese Literature*, 1964.
- Kakati, Banikanta : *Assamese, Its Formation and Development*. Forth edition, 1987, LBS Publication, Guwahati.

◆◆◆